

Prime Minister addresses CoWIN Global Conclave 2021

July 05, 2021

প্রধান মন্ত্রীয়ে কোৱিন বিশ্ব সন্মিলন 2021 সম্বোধন কৰে

জুলাই 05, 2021

প্রধানমন্ত্রীয়ে কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে, ভাৰতে কোভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে মানুহৰ সুবিধার্থে কোউইন প্লেটফৰ্ম সকলোকে ব্যৱহাৰৰ সুযোগ কৰি দিব বিচাৰে

কোউইন প্লেটফৰ্ম এটা অ'পেন ছ'ৰ্চ যাক যিকোনো দেশে ব্যৱহাৰ কৰিব পাৰিব :
প্রধানমন্ত্রী

২০ কোটি মানুহে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিছে, যিকোনো ডেভেলপাৰে এই এপ সহজেই ব্যৱহাৰ কৰিব পাৰিব : প্রধানমন্ত্রী

বিগত ১০০ বছৰত এই ধৰণৰ মহামাৰী হোৱা নাই, খুব শক্তিশালী হ'লেও এককভাৱে কোনেও এই চেলেক্সৰ মোকাবিলা কৰিব নোৱাৰিব : প্রধানমন্ত্রী

আমি একেলগে কাম কৰিব লাগিব আৰু একত্ৰিত হৈ সন্মুখৰ ফালে আগবাঢ়ি যাব লাগিব : প্রধানমন্ত্রী

ভাৰতে সিদ্ধান্ত লৈছে যে টীকাকৰণৰ কৌশল সম্পূৰ্ণ ডিজিটেল পদ্ধতিত কৰা হ'ব :
প্রধানমন্ত্রী

সুৰক্ষিত আৰু ভৰসাযোগ্য নথিৰ সহায়ত ক'ত কাৰ পৰা টীকা লোৱা হৈছে এই বিষয়ত যথাযথ প্ৰমাণ থাকিব : প্রধানমন্ত্রী

ডিজিটেল পদ্ধতি ব্যৱহাৰৰ ফলত টীকাৰ প্ৰয়োগ সম্পৰ্কে তথ্য ৰাখিব পাৰি আৰু অপচয় কমাব পাৰি : প্রধানমন্ত্রী

‘এক বিশ্ব এক স্বাস্থ্য ব্যৱস্থা’ ভাবনাত মানবজাতিয়ে এই মহামাৰীক নিশ্চিতভাৱে প্ৰতিহত কৰিব : প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে। কোভিড-১৯ মহামাৰী প্ৰতিহত কৰিবলৈ কোউইন প্লেটফৰ্ম ব্যৱহাৰৰ সুযোগ ভাৰতৰ উপৰিও পৃথিৱীক দিছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিতে এই মহামাৰীৰ কাৰণে সমগ্ৰ পৃথিৱীত যিসকলৰ জীৱনাবসান হৈছে তেওঁলোকৰ নিকটাত্মীয়ক সমবেদনা জনাইছে। তেওঁ কৈছে যে বিগত ১০০ বছৰত এই ধৰণৰ কোনো মহামাৰীৰ সম্মুখীন হ'বলগীয়া হোৱা নাই আৰু খুব শক্তিশালী হ'লেও কোনো দেশে এককভাৱে এই চেলেক্সৰ মোকাবিলা কৰিব নোৱাৰিব। শ্ৰী মোদীয়ে কৈছে, 'কোভিড-১৯ মহামাৰীৰ পৰা সবাতোকৈ ডাঙৰ যি শিক্ষা মানবজাতিয়ে পাইছে, সেয়া হ'ল- আমি একেলগে কাম কৰিব লাগিব আৰু একত্ৰিত হৈ সন্মুখৰ ফালে আগবাঢ়ি যাব লাগিব। আমি প্ৰত্যেকেই প্ৰত্যেকৰ পৰা শিকিম আৰু আনৰ সবাতোকৈ ভাল পন্থা-পদ্ধতিবিলাকক লৈ আলোচনা কৰিম।'

সমগ্ৰ বিশ্বৰ সৈতে ভাৰতে নিজৰ অভিজ্ঞতা, বিশেষজ্ঞসকলৰ পৰামৰ্শ আৰু সম্পদ ভাগ কৰি ল'ব বিচাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পৃথিৱীৰ বিভিন্ন দেশৰ পন্থা-পদ্ধতি সম্পৰ্কে জানিবলৈ ভাৰতৰ আগ্ৰহৰ বিষয়টোও উল্লেখ কৰে। এই মহামাৰীৰ মোকাবিলাত প্ৰযুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ছফ্টৱেৰ হ'ল এনেকুৱা এটা বিষয় য'ত আমৰ সম্পদ হ্রাস হোৱাৰ কোনো সমস্যা নাই। আৰু সেয়ে কোভিড সংক্ৰমিতসকলৰ সংস্পৰ্শলৈ কোনোবা আহিলে তেওঁক চিনাক্ত কৰাৰ বাবে অ'পেন ছ'ৰ্চ এপ দ্ৰুত উদ্ভাবন কৰা হৈছে। প্ৰযুক্তিগত দিশৰ পৰা যি অত্যন্ত সুবিধাজনক। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০ কোটি মানুহে আৰোগ্য সেতু এপটো ব্যৱহাৰ কৰিছে। যিকোনো ডেভেলপাৰে সহজেই এই এপটো ব্যৱহাৰ কৰিব পাৰে। যিহেতু এইটো ভাৰতত ব্যৱহৃত হৈছে, সেয়ে ইয়াৰ গতি আৰু কামৰ ধাৰা যথাযথভাবে পৰীক্ষিত বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বস্ত কৰে।

শ্ৰী মোদীয়ে কয় যে মহামাৰীৰ পৰা মানবজাতিক ৰক্ষা কৰিবলৈ গ'লে টীকাকৰণ সবাতোকৈ ভাল পন্থা। ভাৰতে সিদ্ধান্ত লৈছিল যে সম্পূৰ্ণ ডিজিটেল পদ্ধতিত টীকাকৰণৰ কৌশল নিৰ্ধাৰণ কৰিব লাগিব। ইয়াৰ ফলত মহামাৰী পৰবৰ্তী সময়ত পৃথিৱী যেতিয়া স্বাভাৱিক অবস্থালৈ উভতি আহিব, তাৰ বাবে টীকা লোৱাৰ প্ৰক্ৰিয়াটো গুৰুত্বপূৰ্ণ। এই সংক্ৰান্তত প্ৰামাণ্য নথি নিৰাপদ, সুৰক্ষিত আৰু ভৰসাযোগ্য হ'ব লাগিব, প্ৰত্যেকেই সেই তথ্য ৰাখিব লাগিব যে তেওঁ ক'ত কাৰ ওচৰত টীকা লৈছে। টীকাৰ ডোজৰ যাতে অপচয় নহয় আৰু কাক কাক ডোজ দিয়া হৈছে সেই সংক্ৰান্তত তথ্য ভাৰতত ডিজিটেল প্ৰক্ৰিয়াত সঞ্চয় কৰি ৰখা হৈছে।

সমগ্ৰ বিশ্বকে এটা পৰিয়াল হিচাপে ভবাৰ ভাৰতীয় দৰ্শনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিড টীকাকৰণ প্লেটফৰ্ম কোউইনৰ উদ্ভাবন সেয়ে অ'পেন ছ'ৰ্চ পদ্ধতিত কৰা হৈছে। পৃথিৱীৰ যিকোনো দেশে ইয়াক ব্যৱহাৰ কৰিব পাৰিব।

শ্ৰী মোদীয়ে কয় যে আজিৰ আলোচনাচক্ৰই কোউইনক সমগ্ৰ পৃথিৱীৰ ওচৰত পৰিচিত কৰাৰ প্ৰথম ধাপ। এই প্লেটফৰ্মৰ মাধ্যমত ভাৰতে ৩৫ কোটি টীকাৰ ডোজ দিছে। কেইদিনমানৰ আগতে ভাৰতত এদিনতে ৯০ লক্ষ মানুহে টীকা পাইছে। টীকা সংক্ৰান্তীয় প্ৰামাণ্য নথিৰ বাবে সকলো ঠাইতে এটুকুৰা কাগজ লৈ ঘূৰাৰ কোনো প্ৰয়োজন নাই। এই সংক্ৰান্তীয় সকলো তথ্য

ডিজিটেল ফৰমেটত আছে। আৰু সবাতোকৈ ভাল বিষয়টো হ'ল যে কোনোবাই এই ছফ্টৱেৰটো নিজৰ স্থানীয় চাহিদা অনুযায়ী প্ৰয়োজনীয় পৰিবৰ্তন কৰিব পাৰিব। নিজৰ বক্তব্যৰ শেষ পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে আশা কৰিছে যে আলোচনা অত্যন্ত ফলপ্ৰসূ হ'ব। 'এক বিশ্ব এক স্বাস্থ্য ব্যৱস্থা' ভাৱনাত মানবজাতিয়ে এই মহামাৰীক নিশ্চিতভাৱে প্ৰতিহত কৰিব।

নতুন দিল্লী
জুলাই 05, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.